



ফটো

অসম আৰোগ্য নিধিৰ আবেদন প্ৰ-পত্ৰ

১. ৰোগীৰ নাম:

২. বয়স :

৩. (ক) ৰোগীৰ ঠিকনা:

.....
.....
.....

(খ) ৰোগীৰ সৈতে যোগাযোগৰ ঠিকনা :

.....
.....
.....
.....

৪. ফোন নং

৫. পিতা/স্বামী/অভিভাৱকৰ নাম:

৬. লিঙ্গ :

৭. বৰ্ণ / শ্ৰেণী (General/ ST / SC/ OBC):.....

৮. আবেদনকাৰীৰ নাম (আবেদনকাৰী যদি ৰোগী নিজে নহয়):.....

৯. আবেদনকাৰী আৰু ৰোগীৰ সম্পর্ক:.....

১০. চিকিৎসাৰ প্ৰয়োজন হোৱা বেমাৰৰ নাম:

১১. চিকিৎসালয়ৰ নাম (বৰ্তমান চিকিৎসা চলি থকা বা য'ত চিকিৎসা গ্ৰহণ
কৰিছে):.....

১২. বেচৰকাৰী চিকিৎসালয়ৰ ক্ষেত্ৰত চিকিৎসালয় খন Clinical Establishment Act, 2010
মতে পঞ্জীয়ন ভুক্ত হয় নে?

যদি হয়, পঞ্জীয়ন নং উল্লেখ কৰিব.....

১৩. আৰ্থিক সাহার্যৰ প্ৰয়োজন(কিমাল বিচাৰিছে লিখিব আৰু ইয়াৰ সমৰ্থনত মূল বিল/দেয়ক/
ৰচিদ আদি দাখিল কৰিব)

১৪. ৰোগীৰ বাৰ্ষিক আয়:

(চক্ৰ বিষয়াৰ প্ৰমাণ পত্ৰ লগত গাঠি দিব লাগিব)

১৫. ৰোগী নিজে বা অভিভাৱক চৰকাৰী চাকৰিয়াল/ পেঞ্চনাৰ হয় নেকি:.....

(যদি হয় বিত্তং তথ্য উল্লেখ কৰিব)



অসম আৰোগ্য নিধিৰ আবেদন প্ৰ-পত্ৰ

১৬. আবেদনকাৰীৰ অটল অমৃত অভিযান (AAA) কাৰ্ড আৰু প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY) কাৰ্ড আছে নেকি? টিক চিন দিব (✓) (যি মতে প্ৰযোজ্য)

AAA ---- Yes / No

PMJAY----Yes / No

১৭. যদি আবেদন কাৰী বা অভিভাৱকৰ নামত উপৰোক্ত কাৰ্ড সমূহ আছে তেনেহলে কাৰ্ড নং উল্লেখ কৰক:

AAA কাৰ্ড নং ---

PMJAY কাৰ্ড নং ---

১৮. (ক) ইতিপূৰ্বে আৰোগ্য নিধি বা অসম চৰকাৰৰ এনে কোনো আচনিব অধীনত কোনো আৰ্থিক সাহার্য পাইছে নেকি:.....

(খ) যদি পাইছে বিতং তথ্য উল্লেখ কৰিব.....

১৯. বেঙ্গ একাউন্টৰ তথ্য: শাখা (Branch) :.....একাউন্ট নং

(Account no):IFSC Code:

২০. অতিৰিক্ত প্ৰযোজনীয় তথ্য থাকিলে উল্লেখ কৰিব:.....

ঘোষণা

মই স্বীকাৰ কৰো যে উপৰোক্ত সকলো তথ্য সত্যৰ ওপৰত প্ৰতিষ্ঠিত আৰু মই ধনৰাশি যোগান ধৰাত অপাৰণ সেয়ে ওপৰত উল্লেখ কৰা ধৰণে ধনৰাশি যোগান ধৰিবলৈ অনুৰোধ জনালোঁ।

তাৰিখ:.....

আবেদনকাৰীৰ নাম

প্ৰ-পত্ৰৰ লগত লিখিত নথিপত্ৰ সমূহ গাঠি দিব

- ১. চিকিৎসকৰ দ্বাৰা স্বাক্ষৰিত ফটো
- ২. সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা প্ৰদান কৰা বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰত্যায়িত কপি
(মূল প্ৰমাণ পত্ৰ প্ৰযোজন মতে দেখুৱাৰ লাগিব)
- ৩. স্থায়ী বাসিন্দাৰ প্ৰত্যায়িত প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য)
- ৪. মূল দেয়ক(Original Bills) - সংশ্লিষ্ট চিকিৎসক বা চিকিৎসালয়ৰ দ্বাৰা প্ৰমাণিত
- ৫. চিকিৎসা সম্বন্ধিত নথিপত্ৰ/ ডিচাৰ্জ চামাৰি আৰু প্ৰেচক্ৰিপচন ফটোকপি (প্ৰত্যায়িত)
- ৬. বেঙ্গ পাচবুকৰ প্ৰথম পৃষ্ঠাৰ ফটোকপি (প্ৰত্যায়িত)
- ৭. অটল অমৃত অভিযান/ PMJAY ৰ কাৰ্ডৰ ফটোকপি (যদিহে প্ৰযোজ্য)

বি: দ্র: (ক) আবেদন গ্ৰহণযোগ্য বিবেচিত হলে দাখিল কৰা কোনো নথিপত্ৰ ঘূৰাই দিয়া নহব। সেয়েহে মূল দেয়ক(Original Bills)ৰ বাহিৰে অন্য নথিপত্ৰৰ প্ৰত্যায়িত কপিহে দিব।

(খ) প্ৰ-পত্ৰ পূৰণ কৰি ডাকযোগে পঠাৰ পাৰে অথবা হাতে হাতে এই ঠিকনাত দিব পাৰে - অভিযান সঞ্চালকালয়, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(মিচেন), অসম, শইকীয়া কমাৰচিয়েল কমপ্লেক্স, শ্ৰীনগৰ পথ, খীষ্টানবন্ধি, জি. এচ, ৰোড, গুৱাহাটী - ০৫.